


প্রাথমিক চিকিৎসাৰ হাতপুঁথি



ইউ. এন. ডি. পি.
অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত

সূচী পত্র

পঠা নং

➤	দুর্গত সকলের সমীক্ষা আৰু প্ৰাথমিক লক্ষ্য	১
➤	হৃদযন্ত্র হাঁওফাঁও পুনৰ কায্যক্ষম কৰা	২
➤	চৰণি আৰু শ্বাসকৰ্দ্দ অৱস্থা	১০
➤	হাড়ভঙ্গ	১৪
➤	বক্তৃক্ষৰণ	১৮
➤	দাহন বা জলন	১৯
➤	বৈদ্যুতিক জোকাৰ (শ্঵েত)	২১
➤	তাপক্লান্তি আৰু তাপভিযাত	২৩
➤	পানীত ডুৰা	২৫
➤	বিষাক্ত দ্রব্য সেৱন	২৫
➤	সপ্রদংশন	২৭



প্রাথমিক চিকিৎসা

কোনো দুর্ঘটনা বা হঠাতে অসুস্থ হোৱা বাস্তিক চিকিৎসালয়লৈ নিয়াৰ আগতে দিয়া জৰুৰী চিকিৎসাকে প্রাথমিক চিকিৎসা বোলে।

প্রাথমিক চিকিৎসাৰ লক্ষ্য

প্রাথমিক চিকিৎসাৰ প্ৰধান লক্ষ্য সমূহ -

- (ক) জীৱন বক্ষা কৰা।
- (খ) দ্রুত নিৰাময়
- (গ) দুর্গতজনৰ অৱস্থা অধিক বেয়ালৈ ঘোৱাৰ পৰা বক্ষা কৰা।

প্রথম অধ্যায়

দুর্গতসকলৰ সমীক্ষা আৰু প্রাথমিক চিকিৎসাৰ লক্ষ্য

উদ্ধাৰকাৰী সকলে অকণো পলম নকৰাকৈ অৱস্থাটো বুজি লৈ দুর্গত সকলৰ ওপৰত প্রাথমিক চিকিৎসাৰ কৌশলবোৰ প্ৰয়োগ কৰাৰ ওপৰতে প্রাথমিক চিকিৎসাৰ সুফলতা নিৰ্ভৰ কৰে। এই অৱস্থাবোৰ তিনিভাগত ভগোৱা হয়।

- (ক) যি সকলৰ জীৱন বিপদাপন্ন - তেওঁলোকক উদ্ধাৰকাৰী সকলে জৰুৰীভাৱে চিকিৎসা সেৱা আগবঢ়োৱা।
- (খ) যি সকলৰ জীৱন বিপদাপন্ন নহয়, কিন্তু অৱস্থা শোচনীয় তেনেলোকক চিকিৎসা সেৱাৰ দৰকাৰ।
- প্রাথমিক চিকিৎসাৰ প্ৰশিক্ষণ নথকা সাধাৰণ লোকৰ কাৰণে এনে অৱস্থা জটিল হয়।
- (গ) যি সকলে মাথো প্রাথমিক চিকিৎসা বিচাৰে নাইবা নিজেই নিজৰ যতন ল'ব পাৰে।

ভূমিকম্পই মানুহ নামাৰে ঘৰবোৰহে মাৰে।

প্রাথমিক চিকিৎসার লক্ষ্য সমূহ -

- (ক) শরীরের প্রধান প্রাণবন্ধক অঙ্গ সমূহের কার্য্যকারিতা সম্ভব করা মূল প্রাণবন্ধক অঙ্গ শ্বাস-প্রশ্বাস আৰু বক্তু সপ্তগালনৰ ওপৰত গুৰুত্ব দিয়া।
- (খ) দুর্গতজনৰ আঘাত যাতে আৰু বেয়াৰ ফাললৈ নাযায়।
- (গ) দুর্গতজনক যিমান পাৰি সিমান আৰাম দিবলৈ চেষ্টা কৰা।

কি ধৰণে প্রাথমিক চিকিৎসা দিয়া হ'ব -

- (ক) প্ৰথম - জীয়াই থকাৰ লক্ষণবোৰ মূল্যায়ণ কৰা : এজন প্রাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত যদি এই লক্ষণবোৰ দেখা নাযায়, সহায়ৰ ক্ষেত্ৰত যদি এই লক্ষণবোৰ দেখা নাযায়, সহায়ৰ কাৰণে কোনোৰা ব্যক্তিক মাতিব লাগিব। (ল'বা - ছোৱালীৰ ক্ষেত্ৰত আন কাৰোৰাক মতাৰ আগতে উশাহ লোৱাৰলৈ চেষ্টা কৰিব লাগিব।)
- (খ) দ্বিতীয় - যদি উশাহ ভালদৰে ল'ব পৰা নাই : তেনেজনক সোনকালে শ্বাস-প্রশ্বাস লোৱাত সহায় কৰা। দৰকাৰ হ'লৈ কৃত্ৰিম শ্বাস-প্রশ্বাসৰ ব্যৱস্থা কৰক।
- (গ) তৃতীয় - হৃদপিণ্ডহোওঁফাও স্পন্দন সঠিক মতে হৈছেনে নাই নিৰীক্ষণ কৰক।
- (ঘ) চতুর্থ - বক্তুক্ষণ বোধ কৰক।
- (ঙ) পঞ্চম - মূৰ্চা যোৱা সকলক অতি সোনকালে চিকিৎসা কৰক।
যদি ওচৰত আন কোনোৰা উপস্থিত থাকে তেওঁক জৰুৰী প্রাথমিক চিকিৎসার ব্যৱস্থা কৰা উচিত। চিকিৎসাধীন হোৱাৰ লগে লগে অৱস্থা অনুসৰি অন্যান্য প্রাথমিক চিকিৎসাবোৰ কৰি থাকিব লাগে।

দ্বিতীয় অধ্যায়

হাওঁফাঁও পুনৰ উজ্জীৱিতকৰণ

সূত্র - হৃদৰোগত আক্রান্ত ৰোগী সকলক পুনৰ উজ্জীৱিতকৰণঃ যি সকল ৰোগীয়ে হৃদপিণ্ড বা হাঁওঁফাঁওৰ স্বাভাৱিক প্ৰক্ৰিয়ামতে উশাহ ল'ব পৰা নাই নাইবা যি সকলৰ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছে তেনেলোকক কিবা কৌশল

খটুৱাই জীৱন বক্ষা কৰিব লাগে। ইয়াৰ কাৰণে কৃত্ৰিমভাৱে উশাহ-নিশাহ লোৱাৰলৈ কৌশল প্ৰয়োগ কৰা আৰু বুকুৰ চাপ কঢ়োৱা, সঠিক সময়তে বিশেষ মুহূৰ্তত বিশেষ কৌশলৰ প্ৰয়োগ কৰা দৰকাৰ।

সদায় আক্ৰান্ত হোৱাৰ পিছত যিমান সোনকালে পাৰি সিমান সোনকালে আক্ৰান্তজনৰ প্ৰাণবক্ষক অঙ্গসমূহৰ কাৰ্য্যকৰী কৰাটো প্ৰয়োজন। অৱশ্যে কিছুমান বিশেষ অৱস্থাত যেনে - হৃদৰোগত আক্ৰান্ত হোৱাৰ চাৰি মিনিটৰ পৰা ছয় মিনিটৰ ভিতৰত মগজুৰ ক্ষয় আৰম্ভ হয় আৰু ক্ৰমান্বয়ে এই ক্ষয় বাঢ়ি যায়। এনে বিপদসংকুল অৱস্থাত জৰুৰী চিকিৎসা আৰু প্ৰাণবক্ষার কৌশলৰোৰ তলত দিয়া ধৰণে কামত লগাব লাগে।

- ১। সহায়ৰ কাৰণে আন কাৰোৰাক মাতা।
- ২। উশাহ-নিশাহ বন্ধ হোৱাৰ লক্ষণ দেখিলে উশাহ-নিশাহ পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে। (বিশেষকৈ পানীত ডুবা ল'ৰা-ছোৱালীক পানীৰ পৰা উঠাই অনাৰ পাছত)
- ৩। বুকুৰ স্পন্দন বা বুকুৰ টিপ্পতিপনি ঘূৰাই অনা।
- ৪। যিকোনো কাৰণত হোৱা বন্ধকৰণ বন্ধ কৰা।
- ৫। মূৰ্চা যোৱা সকলক সোনকালে চিকিৎসা প্ৰদান।

ৰোগ নিৰ্ণয় - কেতিয়া হৃদযন্ত্ৰ আৰু হাঁওফাও পুনৰুজ্জীৱিত কৰিব লাগে যি সকল ব্যক্তিয়ে চেতনা হেৰুৱায় বা যি সকলৰ বুকুত স্পন্দন নোহোৱা হ'বলৈ ধৰে - তেনেলোকক প্ৰথমে হৃদযন্ত্ৰ কাৰ্য্যক্ষম কৰাৰ লাগে। আক্ৰান্তজনে সঁচায়ে চেতনা হেৰুৱাইছে নে নাই তাক জানিবলৈ হ'লৈ প্ৰথমে তেওঁক মাতি বা লৰাই চাৰ লাগে।

আক্ৰান্ত মানুহজন প্ৰকৃততে মূৰ্চা যোৱা বুলি জনাৰ পিছত - মুখ আৰু হাঁওফাওলৈ বতাহ চলাচল কৰিব পৰা বাটটো জিভা বা আন বস্তুৰ দ্বাৰা বন্ধ হৈ আছে নেকি - নিশ্চিত হ'ব লাগিব। যদি কোনো বাধা নাথাকে, যদি উশাহ ল'ব ধৰিছে, যদি টিপ্পতিপনি অলপ আছে, তেতিয়া আক্ৰান্তজনৰ শ্ৰীৰ অঙ্গ সংগ্ৰালনৰ চেষ্টা কৰিব লাগে।

আক্রান্তজনৰ অৱস্থালৈ চাই মুখৰ পৰা মুখলৈ উশাহ টনা আৰু বুকুৰ ওপৰত হেঁচা (চাপ) দিয়া কাম আৰম্ভ কৰিব লাগে। বোগীজন যেতিয়ালৈকে পুনৰ সুস্থ নহয়, তেতিয়ালৈকে এই কাম কৰি থাকিব লাগিব। এই কাম প্ৰশিক্ষণ প্রাপ্ত এজনে কৰিলে ভাল হয়, নহ'লে অসুবিধা হয়।

হৃদযন্ত্র আৰু হাঁওফাও পুনৰ কাৰ্য্যকৰণ কৰণ

তেজ আৰু অক্সিজেনৰ অভাৱত মণ্ডিস্কৰ ক্ষতি নহ'বলৈ হ'লে অতি সোনকালৈ চিকিৎসা আগবঢ়াব লাগে। এই ক্ষেত্ৰত সময়ৰ জ্ঞান থকা দৰকাৰ। প্ৰত্যেকটো পদক্ষেপতে যাতে দৰকাৰতকৈ অধিক সময় খৰচ নহয়, তাৰ প্ৰতি সচেষ্ট হ'ব লাগে।


তিনিটা বিশেষ দৰকাৰী চিকিৎসা পদ্ধতি -

- ১। কৃত্ৰিম শ্বাস - প্ৰশ্বাস (পানীত ডুবি আক্রান্ত হোৱাজনক এনেদৰে জীৱন ৰক্ষা কৰিব পাৰি)।
- ২। আক্রান্তজনৰ হৃদযন্ত্র পুনৰ কাৰ্য্যকৰণ কৰণ।
- ৩। বায়ু চলাচল সুবিধা কৰা।


প্ৰথম পদক্ষেপ (৪ - ১০ চেকেণ্ড)

- ১। সচেতন অৱস্থাত আছেনে নিৰীক্ষণ কৰি প্ৰমাণ কৰা।

এজন সচেতন ব্যক্তিক দেখাৰ লগে লগে তেওঁ প্ৰতিক্ৰিয়া কৰিব পৰা অৱস্থাত আছেনে নাই চাবলৈ মানুহজনক লৰাই ওচৰত চিএগি 'তুমি ঠিকে আছেনে?' সোধাটো দৰকাৰ। মানুহজন সঁচায়ে অচেতন অৱস্থাত আছেনে, তাক জনাটো আটাইতকৈ জৰুৰী কথা।



১নং ছবি



২নং ছবি

দুৰ্গতজনক কান্তত ধৰি ভালকৈ লৰাই চৰাই এটা হাতেৰে ডিঙিত ধৰি আনটো হাতেৰে চাব লাগে। লগে লগে সহায়ৰ কাৰণে আনক মানুহজনক ঘূৰাই দিব লাগে মাত্ৰিব লাগে।

(বেজী লোৱাৰ সময়ত বীজাগুমুক চিৰিঞ্জ ব্যৱহাৰ কৰক।)

২ নং পদক্ষেপ (সহায় বিচৰা)

সচেতন অবস্থাত আছেনে নাই জানিব বিচৰাৰ উপৰিও; দৃষ্টিত কোনো নপৰিলেও চিএগৰি আনক মাতিব লাগে।

৩ নং অবস্থান

যদি আক্রান্তজন তলমুৰা হৈ থাকে, ওপৰমুৰা কৰি নিউৰ গাৰ ফালে বগৰাই ল'ব লাগে। এনেকে বগৰাই দিওঁতে তলৰ ফালে থকা বাহটো উলিযাই আনি মূৰৰ ওপৰফালে কৰি ল'ব লাগে। ২ নং ছবিত দেখুৱাৰ দৰে এখন হাত ডিঙিৰ পিছফালে ধৰি আনটো হাতেৰে ঘূৰাই বাহটোৰ ওপৰ ফালে হেঁচা দি লাহেকৈ বগৰাই ল'ব লাগে।


শ্বাস ঘূৰাই অনা (৩ - ৫ চেকেণ্ড)

১ নং বায়ু চলাচল পথ মুকলি কৰা


মানুহজন ওপৰমুৰা হৈ আছে, অচেতন বুলি নিশ্চিত হোৱাৰ লগে লগে মানুহজনে উশাহ ল'ব পৰাকৈ চলাচলৰ পথ মুকলি কৰি দিব লাগে। এজন অচেতন ব্যক্তিৰ জিভাখন শিথিল হৈ ভিতৰৰ ফালে লাগি ধৰে মুখ আৰু নাকেৰে হাঁওফাঁওলৈ বতাহ ঘোৱাত বাধা প্ৰদান কৰে।

আক্রান্তজনৰ কান্ধৰ ফালে, যিটো ফাল হ'লৈ সুবিধাজনক বা আৰামদায়ক হয়, সেইফালে উদ্বারকাৰী জনে আঠুকাটি ল'ব লাগে। আক্রান্তজনৰ মূৰটো ধৰি ওপৰলৈ তুলি ধৰিব লাগে। এইদৰে থুতৰিটো দাঙি ধৰিলে মূৰৰ পিছফালে বতাহ ভালকৈ চলাচল কৰিব পাৰে (৩,৪ নং ছবিত দিয়াৰ দৰে)। যিহেতু উদ্বারকাৰীজনে নিজে মুখেৰে কৃত্ৰিমভাৱে উশাহ লোৱাত সহায় কৰিব ল'গা হ'ব পাৰে, সেইয়ে মুখখন যাতে বক্ষ নহয় মন কৰিব লাগে। যদি ডিঙিত আঘাত পোৱা বুলি সন্দেহ হয়, তেতিয়া মাত্ৰ থুতৰিত ধৰি বতাহ ল'ব পৰাকৈ মুখখন ডাঙি ধৰিব লাগে। বাজহাঁড় বা ডিঙিত আঘাত পালে মূৰটো কাতি কৰি ধৰিলে ডিঙি বা বাজহাঁড়ত বেছি দুখ পাব পাৰে।

ব্যৰহাৰিক কৌশল - কষ্ট পালেও দুর্গতজনক মাটিত শুৱাই লৈ ডিঙিটো পিছফালে টানি থুতৰিটো ওপৰলৈ কৰিব লাগে। বায়ু চলাচলৰ কাৰণে এইটো উত্তম উপায়।



৩ নং ছবি



৪ নং ছবি

বাঁওফালৰ ছবিত জিভা আৰু আলজিতা লাগি ধৰি বতাহ চলাচল বাধা দিয়া দেখুৱাইছে।

সোঁফালৰ ছবিত মূৰটো ওপৰমুৰা কৰি থুতৰিত ধৰি দাঙি বতাহৰ বাট মুকলি কৰা দেখুৱা হৈছে।

২। উশাহৰ পৰীক্ষা

দুৰ্গতজনৰ কপালত হাত ধৈ থুতৰিটো ডাঙি উশাহ পৰীক্ষা কৰক। বুকুলৈ মন কৰক, বেঁকা হওঁক যাতে আপোনাৰ গালখনে মানুহজনৰ নাক আৰু মুখ স্পৰ্শ কৰে।

- (ক) তেওঁৰ বুকুখন উঠানমা কৰিছেনে নাই চাওক।
- (খ) উশাহ লোৱাৰ শব্দ মন কৰক।
- (গ) আপোনাৰ গালত তেওঁৰ নিশাহ লাগিছেনে নাই অনুভৱ কৰক।

যদি তেওঁৰ বুকুখন উঠা নমা কৰিছে, কিন্তু উশাহ লোৱা যেন লগা নাই, বুজিব লাগিব তেওঁ উশাহ লব বিচাৰিছে কিন্তু কিবা বাধাৰ কাৰণে তেওঁ উশাহ লব পৰা নাই।

৩। দুৰাবমান আক্রান্তজনৰ মুখত ফুঁৰাই দিয়ক (৩ - ৫)



৫ নং ছবি

যেতিয়া নিজৰ মুখৰে উশাহ দিবলৈ চেষ্টা কৰা তেতিয়া বুকুৰ চিপচিপনি মন কৰিব।

যদি উশাহ লোৱাৰ কোনো লক্ষণে দেখা নাযায়, ছবিত দেখুৱাৰ দৰে কপালত হাত ধৈ থুতৰিটো ডাঙি ধৰিব লাগে। তেওঁৰ নাকেৰে নিশাহ ওলাই যাব নোৱাৰাকৈ আপোনাৰ বাওঁহাতেৰে কপালত ধৰি বুঢ়া আঙুলি আৰু তর্জনি আঙুলিৰে নাকটো চেপা মাৰি ধৰিব লাগে।

আপুনি দীঘলকৈ উশাহ লওক, বহলকৈ মুখ মেলক আৰু দুর্গতজনৰ মুখৰ
ভিতৰত ওঁঠেৰে হেঁচা মাৰি ধৰক। একৰ পৰা ডেৰ চেকেণ্ডৰ ভিতৰত ইচ্ছাকৃতভাৱে
দুবাৰমান নিশাহ এৰি দিয়ক। দুর্গতজনৰ হাঁওফাঁওলৈ বতাহ যাৰ পৰাকৈ উশাহ
ভালদৰে লব পৰাকৈ আপোনাৰ মুখখন আঁতবাই আনক। আপুনি উশাহ ঘূৰাই
আনিবলৈ চেষ্টা কৰাৰ পিছত বুকুৰ ঢিপচিপনি আৰস্ত হ'লৈ বতাহ চলাচলৰ বাট
মুকলি হোৱা বুলি বুজাৰ। হাঁওফাঁওৰ পৰা কিবা বাধা অহা যেন অনুভৰ কৰিলেও
বুকুৰ উঠানমা লক্ষ্য কৰিলে ফুৱাই দিয়ক। লগে লগে বতাহ ভিতৰলৈ যোৱা বুলি
গম পাৰ।

ব্যৰহাবিক কৌশল - উশাহ পুনৰ ঘূৰাই আনিব পাৰিছেনে নাই জানিবৰ বাবে হাতৰ
মুঠেৰে ভুকু বা খুন্দা মাৰিব লাগে। বায়ু চলাচলত কিবা বাধা অনুভৰ কৰিলে জোৰেৰে
খুন্দিয়াই থাকিব লাগে যেতিয়ালৈকে বায়ু ঠিকমতে সঞ্চালন নহয়।



৬ নং ছবি

দুটা আঙুলি ডিঙিৰ ঘটিকাত হৈ আপোনাৰ গাৰ
ফালে থকা ডিঙিৰ পেশীৰ ফালে পিছলাই আনক।

৪। স্পন্দন নিৰীক্ষণ কৰক (৫ - ১০ চেকেণ্ড)

দুবাৰমান মুখেৰে উশাহ মানুহজনক দিয়াৰ পিছত তেওঁৰ ধৰ্মনী গতি পৰীক্ষা
কৰক। ধৰ্মনীৰ গতি পৰীক্ষা কৰাৰ সহজ উপায় হ'ল ডিঙিৰ দুইফালে থকা ঘাঁই
ধৰ্মনী দুডাল পৰীক্ষা কৰা। ডিঙিৰ তলৰ পৰা হাতখন আনি কপালত বাখক আৰু
আনটো হাতৰ দুটা আঙুলি ডিঙিৰ ঘটিকাত থওক। তাৰ পিছত ঘটিকা আৰু ডিঙিৰ
পেশীৰ ফালে পিছলাই আনি গ্ৰীবা ধৰ্মনীৰ স্পন্দন অনুভৰ কৰিব পাৰিব।

ব্যৰহাবিক কৌশল : আগতে নিজৰ গ্ৰীবা ধৰ্মনীডালত চেষ্টা কৰি চাই ল'ব পাৰে।

৫। **শ্বাস পুনৰ উদ্বাৰ কাম চলাই** থকা : যদি মানুহজনৰ স্পন্দন নাথাকে,
তেতিয়া এইটো বাদ দি তেজ সঞ্চালন কৰাৰলৈ চেষ্টা কৰক। যদি মানুহজনৰ


স্পন্দন আছে, উশাহ লব পরা নাই তেতিয়া মুখে মুখে উশাহ দিব লাগিব। ১২ বার এনেদেরে উশাহ দিয়ার পিছত, স্পন্দন পরীক্ষা করক। যদি স্পন্দন পাইছে, তেতিয়া প্রত্যেক ৫ চেকেগুর মূরে মূরে বা মিনিটে ১২ বার উশাহ লোরার পাছত, যেতিয়ালৈকে তেওঁ নিজে উশাহ নলয় বা ডাক্তরৰ ব্যৱস্থা নোহোৱালৈকে এই কাম চলাই থাকক।

ৰক্ত সঞ্চালন পুনৰ কাৰ্য্যক্ষম কৰা


যদি ধৰণীৰ গতি পৰিলক্ষিত নহয়, বুকুত হেঁচা দি বাধামুক্ত কৰি কৃত্ৰিম ৰক্ত সঞ্চালন কৰিব লাগে।

১। আপোনাৰ নিজৰ অৱস্থান

দুৰ্গতজনৰ কঁকাল আৰু মাজখিনিত আপুনি আঠুকাঢ়ি লওঁক। কামী হাড়ৰ ঠিক তলৰ পৰা হাতখন তেওঁৰ তলপেটলৈ নিয়ক। এখন হাতেৰে ভৰিব ফালে ধৰি তলপেটৰ পৰা কামী হাড়ৰ ওপৰেৰে হাতখন বুলাই নি বুকুৰ মাজত ধৰক। য'ত কামীহাড় আৰু বুকুৰ হাড় লগ লগা যেন অনুভৰ কৰিব, তাতে মাজৰ আঙুলটো আৰু তজনী আঙুলিৰ ওচৰত থওঁক। এতিয়া এটাৰ ওপৰত আনটো হাত থওঁক। আপোনাৰ হাতৰ আঙুলিবোৰ পোনকৈ বাখিব পাৰে, কিন্তু ঠিক বুকুৰ ওপৰত বাখি থব নালাগে (ছবিলৈ চাওক)। কামীহাড়ত মুখ নোপোৱাকৈ আপোনাৰ হাতখনে যেন বুকুখন স্পৰ্শ কৰিবে থাকে।



৭ নং ছবি



৮ নং ছবি

হেঁচা বা চাপ দিবলৈ আৰন্ত কৰক


আপুনি আঠুকাঢ়ি গাৰ ভৰটো আঠুৰ ওপৰত এৰি দিয়ক, যাতে আপোনাৰ কান্ধ ঠিক আপোনাৰ হাতৰ ওপৰত আৰু কিলাকুটি বন্ধ হৈ থাকে। এতিয়া কিলাকুটি বন্ধ বাখি এবাৰ তললৈ হালি আকো ওপৰলৈ উঠিব লাগে। ৰক্ত

সঢ়গালন হবলৈ অধিক চাপ দৰকাৰ হব পাৰে, এজন ডাঙুৰ মানুহক ১ $\frac{1}{2}$ ৰ
২

পৰা ২ ইঞ্জিলৈকে হঁচা দিব পাৰি। চাপৰ গতি প্ৰতি মিনিটত ৮০-১০০ লৈ
হলে ভাল হয়। ১,২,৩,৪,৫, এনকৈকে এটা চন্দত গণিগণি চাপ দিব পাৰিলে
সঠিক চাপ দিব পাৰি।



১১ মং ছবি



১২, ১৩ মং ছবি

সোঁহাতৰ তজনি আঙুলিটোৱ ওপৰত
পৰাকৈ বাঁও হাতেৰে চাপ দিব লাগে।

হাতদুখন মুঠি মাৰি বা মোকলাই ৰাখি এখনৰ
ওপৰত আনখন হাত থওক। আঙুলি
পোনকৈ ৰাখিব লাগে।

২

৩। উশাহ ঘূৰাই অনাৰ বিকল্প

প্ৰতি পোঁঢ়াৰটা হেঁচাৰ পাছত (১-৫ লৈ গণি), দুৰাৰ কৃত্ৰিম শ্বাস লবলৈ
দিয়ক। বুকুৰ পৰা হাত একৰাই কপাল আৰু থুতৰিত হৈ নাকৰ ফুটা বন্ধ কৰি
জোৱেৰে দুৰাৰ উশাহ দিয়ক আৰু আপোনাৰ চকুৰ কোনোৰে বুকুখনৰ উঠা নমাটো
লক্ষ্য কৰক।

পুনৰ বুকুৰ ওচৰলৈ যাওক, আগৰ অৱস্থাত বহক আৰু ১৫ বাৰ আকৌ
চাপ দিয়ক, লগতে দুৰাৰ আকৌ উশাহ মুখেৰে দিয়ক। যদি তেওঁৰ চেতনা ঘূৰাই
আহা নাই, পুনৰ চেতনা ঘূৰাই পাই সুষ্ঠ হোৱালৈকে - আগৰদৰে হেঁচা দিয়ক আৰু
মুখেৰে উশাহ দিয়া কামটো কৰি থাকিব লাগিব। এইক্ষেত্ৰত কোনোৰা অভিজ্ঞ
মানুহ আহিলে ভাল, নহলে আপুনি ভাগৰি পৰিব।

কেঁচুৰা আৰু নাবালকৰ হংপিণি পুনৰ কাৰ্যক্ষমকৰণ :

এই ক্ষেত্ৰত এজন ডাঙুৰ মানুহৰ বাবে যি কৰা হয়, শিশুৰ বাবেও একে
ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিশুৰে যাতে সোনকালে হাঁওফাঁৰি কাৰ্যক্ষমতা ঘূৰাই

পাই উশাহ-নিশাহ লব পাবে, তাৰে কাৰণে কিছু সালসলনি কৰিব লগা হব পাবে। শিশুৰ মূৰটো বেছিকৈ কাতি কৰি ধৰিব নালাগো। শিশু মুখ আৰু নাকত আপোনাৰ মুখখন আঠা লগাৰ দৰে থোৱা কামটোৱেই সহজ নহয়।

মুখখন আঠা লগাৰ দৰে থোৱা কামটোৱেই সহজ নহয়।

মনত ৰাখিব ডাঙৰ মানুহতকৈ এটি কেঁচুৱাই উশাহত কম বায়ু গ্ৰহণ কৰে। কৃত্ৰিম শ্বাস শিশুৰ লাহে লাহে দিলে, শিশুৰ পাকস্থলীত বতাহ সোমাই ফুলি উঠি অঘটন ঘটোৱাৰ সন্তাৱনা নাথাকে। উশাহ বন্ধ হোৱা শিশু বা কেঁচুৱা এটিক পুনৰ উশাহ লব পৰাকৈ কৌশল খটোৱাটোৱেই আটাইতকৈ দৰকাৰী কথা। যদি বাবে বাবে কৃত্ৰিম শ্বাস দি থকা স্বত্বেও হাঁওফাঁওলৈ বতাহ চলাচল কৰা পৰিলক্ষিত নহয়, তেতিয়া কিবা বস্তুৰে বাধা দিয়া বুলি সন্দেহ কৰা হয়। প্রাপ্তবয়স্ক এজন মানুহক বুকুত যি ধৰণৰ বুকুত চাপ প্ৰয়োগ কৰা হয় তাতকৈ বহুত কম জোৰেৰে শিশুৰ বুকুত চাপ দিব লাগে।

তৃতীয় অধ্যায়

চৰ্বণি আৰু শ্বাসৰুদ্ধ অৱস্থা

সচেতন ব্যক্তি এজনেও কেতিয়াৰা চৰ্বণি খাব পাবে, মানুহজনৰ বন্ধসংঘালন ঠিকেই থাকে, কিন্তু কিবা কাৰণত ডিঙিত আহাৰ যোৱা পথটো বন্ধ হৈ পৰে। সাধাৰণতে থোৱাবস্থা ডিঙিত লাগি ধৰি এনে হয়। চৰ্বণি থোৱা মানুহজনে প্ৰায়ে নিজৰ বুড়া বা তর্জনি আঙুলিৰে ডিঙিটো খামুচি ধৰে, কিন্তু ই নিশ্চিত বিপদ মাতি আনে সাধাৰণতে পুতলা অথবা খাদ্যৰ হেঁপাহত প্রাপ্তবয়স্ক সকলতকৈ শিশুৰিলাকে সংঘনাই চৰ্বণি খায়।

ৰোগ নিৰ্ণয় আৰু সচেতন দুৰ্গতজনৰ চিকিৎসা

চৰ্বণি থোৱা মানুহ এজনক কিবা সহায় কৰিবলৈ যাওঁতে প্ৰথমে তেওঁক কথা ক'বলৈ দিব লাগিব। যদি কথা ক'ব পাবে, তেতিয়া হ'লে বায়ু চলাচল কৰা বাটটো সম্পূৰ্ণ বন্ধ হোৱা নাই। তেনে অৱস্থাত মানুহজনক নিজে হাতৰ আঙুলি সুমুৰাই ডিঙি পৰিস্কাৰ কৰি, ডিঙিৰ ভিতৰত যি বস্তুৰে বাধা দিছে তাক আঁতৰাবলৈ দিয়াটোৱেই আটাইতকৈ ভাল উপায়। যদি কথা ক'ব নোৱাৰে, বায়ু চলাচল পথ বন্ধ হৈ আছে, তেনে অৱস্থাত আপুনি সেই বাধা আঁতৰোৱাত সহায় কৰিব লাগিব।

তলপেটের হেঁচা দি বাধা আঁতরোৱা কৌশলটো “হেইম্লিক মেনিউভাব” বুলি আমেরিকান হার্ট এছচিয়েছেন স্বীকৃতি দিছে।

তলপেটের হেঁচা দিয়া (হেইম্লিক মেনিউভাব)

১। দুর্গতজন বহি বা থিয় হৈ থাকিব লাগে। দুর্গতজনক পাছফালৰ পৰা হাঁতেৰে কঁকাতল সাৰটি ধৰিব লাগে।

২। এখন হাত মুঠি মাৰি দুর্গতজনৰ কঁকাল আৰু কামিহাড়ৰ মাজত-তলপেটে বাখক। মুঠিটো টান কৰি এবাৰ ভিতৰফালে, এবাৰ বাহিৰফালে জোৰেৰে হেঁচা মাৰি ধৰক। প্ৰত্যেকটো হেঁচা পৃথক আৰু স্পষ্ট হৰ লাগে (বাঁওফালৰ ছবিত)। পিঠিফাল পোন চকীত বহিলৈ এই কৌশল ভালদৰে খটুৱাৰ পাৰি (চকীখন ৰেষ্টুৱেন্টৰ চকীৰ দৰে)।

আপোনাক নিজৰ ক্ষেত্ৰতো হেইম্লিক মেনিউভাব কৌশলটো খটুৱাৰ পাৰে।

এখন হাত মুঠি মাৰক, কামিহাঁড়ৰ তলত আৰু তলপেটৰ ওপৰত অৰ্থাৎ নাভি ওপৰপেটিত মুঠিটোৰ তলুৱাফাল পেটৰফালে বাখক আৰু আনটো হাতেৰে হেঁচা মাৰক, এবাৰ ওপৰফালে এবাৰ ভিতৰফালে খৰকৈ চাপ দিয়ক।

বুকুত দিয়া হেঁচা

যদি দুর্গতগৰাকী গৰ্ভৰতী বা বিশেষ ধৰণে শকত হয় তেতিয়াহলে তলপেটত হেঁচা দিয়াতকৈ বুকুত হেঁচা দিয়াই ভাল। সিপিটিৰ সোঁফালৰ ছবিত দেখুৱাৰ দৰে তলপেটৰ সলনি ঠিক বুকুৰ হাঁড়বোৰ তলতে হেঁচা প্ৰযোগ কৰিব লাগে।



১৪ নং ছবি



১৫ নং ছবি


হেইম্লিক কৌশল খটোৱাই তলপেটত হেঁচা গৰ্ভৰতী বা আন লোধোৰ শকত মানুহৰ বুকুত দিয়া দিয়া।

হেঁচা

বোগ নির্ণয় আৰু অচেতন দুর্গতিৰ চিকিৎসা


বতাহ চলাচলৰ পথ মুকলি কৰাকে ধৰি হাদৰোগীক পুনৰ উজ্জীৱিত কৰিবলৈ প্রাথমিক স্তৰৰ কামবোৰ কৰা হ'ল। তথাপিও যদি তেওঁৰ বুকু টিপটিপ কৰা নাই; তেতিয়া হ'লে বৃজিব লাগিব যে তেওঁৰ উশাহৰ বাটটোত বাধা আছে। সেয়ে লগে লগে তেওঁক তলত দিয়া ধৰণে সহায় কৰক।

- ১। তলপেটত হেঁচা - দুর্গতজনৰ ওপৰত আঠুকাঢ়ি এখন হাতেৰে তলপেটৰ কঁকাল আৰু কামিহাঁড়ৰ মাজত হেঁচা দিব লাগে।
- ২। এখন হাতৰ ওপৰত আনখন বাখক (বুকুতো হেঁচা দিব পাৰি কিষ্ট বুকুতকৈ তলপেটত হেঁচা দিয়াই ভাল) এবাৰ ভিতৰ, এবাৰ বাহিৰ কৰি খৰকৈ কেইবাবাৰো হেঁচা দিয়ক।



১৬ নং ছবি

অচেতন ব্যক্তিৰ পেটত দিয়া হেঁচা



১৭ নং ছবি

গৰ্ভৰতী বা শকত অচেতন দুর্গত বুকুত দিয়া হেঁচা

- ৩। আঙুলি মুখত সোমোৱাই পৰিষ্কাৰ কৰক
যদি পেট বা বুকুত হেঁচা দিয়াৰ পিছতো ডিঙিৰ পৰা বাধা দূৰ নহয় তেতিয়া আঙুলি মুখত সোমোৱাই পৰিষ্কাৰ কৰক।
- ১। থুতুৰিত ধৰি দুর্গতজনৰ মুখখন বহলকৈ মেলি ধৰক।
- ২। এখন হাতেৰে থুতুৰিত ধৰি আনখন হাতৰ তজনি আঙুলিটো বেঁকা কৰি হাকেক্টোৰ দৰে কৰি মুখৰ ভিতৰত সোমোৱাই ডিঙিৰ ভিতৰখন মুকলি কৰি (ছবিত দেখুৱাৰ দৰে) পুনৰ শ্বাস-প্ৰশ্বাস লব পৰা কৰিব লাগে।
- ৩। যদি তেতিয়াও উশাহ লোৱা বাটটো মুকলি নহয়, তেতিয়া ডিঙিৰ পিছফালে খুন্দিয়াই তলপেটত বা বুকুত হেঁচা প্ৰয়োগ কৰি মুখত আঙুলি সোমোৱাই উশাহ লোৱাৰ চেষ্টা পুনঃ পুনঃ কৰি বাধা আঁতৰোৱা দৰকাৰ।

কেতিয়াবা ডিঙির পিছফালে চাপৰ মাৰিও বাধা আঁতৰাৰ পাৰি; এনে সময়ত এই নিয়মেৰেও চেষ্টা কৰিব পাৰি। বেছি সময় দুর্গতজনে অঙ্গিজেন নাপালে তেওঁৰ পেশীবোৰ ওলাই আহি উশাহৰ পথ মুকলি হ'বও পাৰে। সেইকাৰণে এই কৌশলবোৰৰ যিকোনো এটা কৌশল খটোৱাই শেষত কৃতকাৰ্য্য হব পাৰি।




১৮ নং ছবি


অচেতন ব্যক্তিৰ পেটেত দিয়া হেঁচা

শিশুৰ ক্ষেত্ৰ :

যদি কোনো এটা শিশুৰ সংক্রামক ৰোগ একো নাথাকে, আৰু উশাহ লোৱা পথ সম্পূৰ্ণ বন্ধ থাকে, তেতিয়া শিশুৰ ডিঙিৰ পিছফালে চাপৰ মাৰক আৰু বুকুত হেঁচা দিয়ক অথবা দুয়োটাই বাধা আঁতৰোৱাৰ কাৰণে কৰিব পাৰে। এই কাম শিশু সচেতন অৱস্থালৈ আহালৈকে কৰিব পাৰি। যদি উশাহৰ বটিটো আংশিকভাৱে বন্ধ (শিশুৰে হলস্তুল লগাব পাৰে), শিশুৰে নিজেই কাহি উশাহ লবলৈ চেষ্টা কৰিব পাৰে, তেতিয়া তেনে কৰিবলৈ দিব লাগে। শিশুটো পোন হ'ব পৰাকৈ পিছফালে চাপৰ মাৰি আৰু বুকুত হেঁচা দি থাকিব লাগে।



১৯ নং ছবি



২০ নং ছবি

এখন হাতেৰে ধৰি আনখন হাতেৰে
পিছফালে চাপৰ মৰা হৈছে।

ছবিত বুকুত হেঁচা দি বাধা আঁতৰোৱা হৈছে।
দুটা আঞ্জলিবে আগতে দেখুৱাৰ দৰে বুকুত
হেঁচা দিব লাগে। হেঁচা দিওঁতে আঞ্জলিবে খোঁচ
মৰাৰ দৰে কৰিব লাগে।

দুর্গত জনক স্থানান্তরকৰণ :

প্রাথমিক চিকিৎসা দিয়াৰ প্ৰথম নিয়ম হ'ল দুর্গতজনক লৰাব নালাগে, য'তে আছে ত'তে চিকিৎসা আগবঢ়াব লাগে। জুই, বিশ্ফেলণ, ধোৱাঁ আদি ভয়াবহ দুর্যোগত গুৰুতৰ আঘাত প্ৰাপ্তজনক প্ৰাণ বক্ষা কৰিবলৈ যেনেকৈয়ে হওঁক আঁতৰাই আনিব লাগে।

তলত দিয়া নীতিবোৰ অনুকৰণ কৰক :

- ১। যদি সন্তোষ হয় চাঙি (স্ট্ৰেচাৰ) বা বোৰ্ড এখনত (দুর্গতজনক শুৰাই নিব পৰা) আনি কিছুদূৰলৈ দুর্গতজনক নিব পৰা যায়।
- ২। যদি দুর্গতজনক নিবাপদ ঠাইলৈ নিয়া হয়, তেওঁক একতীয়াকৈ নকৰি দীঘলকৈ শুৰাই নিব লাগে।
- ৩। যদি সন্তোষ হয় এখন কম্বলেৰে সৈতে তেওঁক ধৰি বাখিব পাৰি।
- ৪। যি পৰিস্থিতিয়ে নহওক - ৰাজহাঁড়ত আঘাত পোৱা ৰোগীক আঁতৰাৰ লাগিলে - সদায় মনত বাখিব যাতে ৰাজহাঁড় আৰু ডিঙি পোনহৈ থাকে, ডিঙি কেতিয়াও লৰচৰ কৰিব নালাগে।

চতুৰ্থ অধ্যায়

হাঁড়ভঙ্গ

হাঁড়ভঙ্গ দুই ধৰণৰ আছে :

- ১। **সৰল হাঁড়ভঙ্গ**
ছালৰ মাজেৰে ভঙ্গ হাঁড়ডাল দেখা নাযায়, হাঁড়ভঙ্গ ঠাইডোখৰৰ ছালত কোনো আঘাতৰ চিন দেখা নাযায়।
- ২। **জটিলভাৱে হাঁড়ভঙ্গ (বাহিবৰ পৰা দেখা পোৱা)**
হাঁড়ডাল ছালৰ মাজেৰে ওলাই আছে, আঘাতৰ কাৰণে ছালত কটা চিন থাকে। এইক্ষেত্ৰত ছালৰ আঘাত সদায় থাকে। সকলো ধৰণৰ হাঁড়ভঙ্গতে চিকিৎসাৰ দৰকাৰ। হাঁড় সঁচায়ে ভাঙিচেনে নাই নিশ্চিত হ'ব নোৱাৰিলৈ ডাক্তৰৰ লগত আলোচনা কৰক।

হাঁড়ভঙ্গের সাধাৰণ লক্ষণ -

- ১। আঘাত পোৱা অংশটো লৰাৰ নোৱাৰা হয়।
- ২। লাহেকৈ স্পৰ্শ কৰিলেও বিষায়।
- ৩। ঠাইটুকুৰা ফুলে, বিৰ্বণ হয়।
- ৪। পোনকৈ বা স্থিৰকৈ বাখিব নোৱাৰি।
- ৫। ছালৰ মাজেবে খোঁচা যেন লাগিব (জটিলভাৱে হাঁড়ভঙ্গের বাবে)
- ৬। ভিতৰত বক্ষস্ফৰণ হ'ব পাৰে (বিশেষকৈ কামিহাঁড় আৰু তপিনা)
- ৭। হাঁড় ভাঙিছে বুলি নিজেই গম পোৱা।

হাঁড়ভঙ্গের সাধাৰণ চিকিৎসা :

- ১। উশাহৰ বাট, উশাহ-নিশাহ, বক্ত-সঞ্চালন পৰীক্ষা কৰক। দুৰ্গতজনে ক'ত আঘাত পাইছে চাওঁক আৰু আঘাতবোৰ লক্ষণবোৰ নিৰীক্ষণ কৰক।
- ২। ভঙ্গ হাঁড় পোন কৰিবলৈ যত্ন নকৰিব। সামান্য লৰচৰ কৰিলেও যেনেকৈয়ে আছে তেনেকৈয়ে থাকিব দিব লাগে।
- ৩। যদি হাঁড়লৈ ছালত ফুটা কৰিছে, চিধা হেঁচা প্ৰয়োগ কৰি বক্ষস্ফৰণ বক্ষ কৰিব লাগে। আঘাত পোৱা ঠাইত বীজানুমুক্ত কাপোৰৰ পটি বাঞ্ছি দিয়ক, যদি খুব বেছি গুৰুতৰ আঘাত হয়, কাৰ্ত্তৰ চলি বাঞ্ছি দিব লাগে আৰু দুৰ্গতজনক জৰুৰী চিকিৎসা কক্ষলৈ নিব লাগে।
দুৰ্গতজনৰ (বাহিৰ পৰা দেখা পোৱা ভঙ্গ হাঁড়) ক্ষতস্থানৰ পৰা বেছিকে তেজ ওলাইছে নেকি?

- ১। আঘাত, উশাহ আৰু স্পন্দন চাওঁক।
- ২। দুৰ্গতজনক পোন হৈ শুই থাকিবলৈ দিয়ক।
- ৩। দুৰ্গতজনৰ ভৰি ৮ - ১২ ইঞ্চি ওপৰলৈ দাঙি ধৰক।
- ৪। ঠাণ্ডা লাগিব নোৱাৰাকৈ মানুহজনক কস্বলৈ ঢাকি দিয়ক।
- ৫। আঘাতৰ ওপৰত থকা কাপোৰ আঁতৰাই দিয়ক, দৰকাৰ হলে কাটি দিয়ক।
- ৬। সাস্তাব্য অসুখৰ পৰা নিজক বক্ষা কৰক।
(পাৰিলে পুনৰ ব্যৱহাৰৰ অনুপযোগী হাতমোজা ব্যৱহাৰ কৰিব লাগে। তেজ বক্ষ কৰিবলৈ, হাতমোজা প্লাষ্টিক বেগ, প্লাষ্টিক পটি, আনধৰণৰ বাঞ্ছিব পৰা গজ ক্ষতস্থানত ব্যৱহাৰ কৰিব পাৰি।)

- ୧। ଆଘାଟ ପୋରା ଠାଇ ପରିଷ୍କାର କାପୋରେ ନାଇବା ବେଣେଜେରେ ଢାକି ଦିଯକ ।
- ୨। ତେଜ ଓଲାଇ ଥକାଲୈକେ ଚାପ ଦି ଥାକକ ।
- ୩। ଆଘାଟ ପୋରା ଠାଇ ଟୁକୁବା ଲବଚର ନକରିବ । ପାତଳ କାଠର ଚଲି ଏଟୁକୁବା ସେଇ ଠାଇତ ବାନ୍ଧି ଦିବ ପାରିଲେ ବିଷ କମେ ଆରୁ ଖୁନ୍ଦା ଖୋରା ବା ଜୋକାର ଖୋରାର ପରା ବକ୍ଷା ପରେ ।
- ୪। ସୁବିଧାଜନକ କାଠ ନାପାଲେ ଖବର କାଗଜ ବା ଆଲୋଚନୀକେ ପକାଇ ଲୈ ଛାତି, ବା ଏଡାଲ ବେତର ଲାଠି କସଲରେ ମେରାଇ ଲୈଓ ବ୍ୟରହାବ କରିବ ପରା ଯାଯ ।
- ୫। ଆଘାଟ ପୋରା ଭରିଖନ ଆନଟୋ ଭରିବ ଲଗାତ ଟିଲାକୈ (ମାଜତ ତୁଳା ବା କୋମଲ କାପୋର ଦି) ବାନ୍ଧି ଦିଯକ ଯଦି କିଲାକୁଟି ଭାଁଜ କରିବ ପରା ଅରସ୍ଥାତ ଥାକେ, ଆଘାଟ ପୋରା ବାହୁଟୋ ବୁକୁବ ସେତେ ବାନ୍ଧକ, ଯଦି କିଲାକୁଟି ଭାଁଜ କରିବ ନୋରାବି ତେତିଆ ବାହୁ ଆରୁ ଗାଟୋର ମାଜତେ ତୁଳା ବା କାପୋର ସୁମୁରାଇ ବାନ୍ଧକ ।
- ୬। ବାହୁ ହାଁଡ଼ ଭାଙ୍ଗିଲେ ତିନିକେନୀଯାକେ ବାନ୍ଧି ଓଲୋମାଇ ବାଖିବ ପରା ବ୍ୟରହୁ କାପୋରେବେ କରି ଲବ ପାରି ।
- ୭। କ୍ଷତଶୂନ୍ତ ଟୁକୁବାର ଧମନୀ ପରୀକ୍ଷା କରକ । ଯଦି ସ୍ପନ୍ଦନ ନାଥାକେ- ତେତିଆ ବାନ୍ଧି ଥୋରା ବା କାଠ ବା ଆନ ସଂଜୁଲି (ପୋନକୈ ବାଖିବର ବାବେ ବ୍ୟରହୁତ) ଟିଲା କରି ଦିଯକ ।
- ୮। କ୍ଷତଶୂନ୍ତ ଫୁଲା ବା ଉଥା, ସାରସ୍ଵବ ନୋହୋରା ଆରୁ ଛାଲର ସଂନୀଲା ହୋରା ଆଦି ମନ କରକ । ଇଯାରେ ଯିକୋନୋ ଏଟା ହଲେଇ ବୁଜିବ ଲାଗିବ -- ବାନ୍ଧଟୋ ଟାନ ହୈଛେ -- ଲଗେ ଲଗେ ବାନ୍ଧଟୋ ଟିଲା କରକ ।

ଅନ୍ତିମ ସଂଯୋଗ ଫଳକ ପ୍ରତ୍ୱତକରଣ :

- ୧। ଅନ୍ତିମ ସଂଯୋଗ ଫଳକ ଡାଲ ଦୀଘଲ ହିଁ ଲାଗେ, ଯାତେ ହାଁଡ଼ଡାଲ ଭାଲକୈ ଆଣ୍ଟି ଧରିବ ପାରେ ।
- ୨। ଭଙ୍ଗ ହାଁଡ଼ଡାଲତ ଲଗୋରାର ଆଗତେ ଏଇ ଫଳକଡାଲ କୋମଲ କାପୋର, କାପୋରର ପଟିରେ ମେରାଇ ଲବ ଲାଗେ ।
- ୩। ବ୍ୟକ୍ତ ସଞ୍ଚାଲନ ହିଁ ପରାକୈ ଫଳକଡାଲ ଭଙ୍ଗ ହାଁଡ଼ଡାଲର ଲଗତ ଖାପ ଖୋରାକୈ ବାନ୍ଧି ଦିବ ଲାଗେ ।
- ୪। ବାହୁ ହାଁଡ଼ ଓଲୋମାଇ ବାଖି ଯତନେବ (Sling) ଧରି ବାଖିବ ଲାଗେ ଯାତେ ବେଛି ବିଷ ଆରୁ କ୍ଷତି ନହୟ ।

মূৰ আৰু ডিঙিৰ আঘাট :

মূৰৰ সামান্য আঘাটৰ লক্ষণ : মানুহজন সচেতন অৱস্থাত থাকে আৰু মগজু বা ডিঙিত কোনো আঘাটৰ চিন নাথাকে (তলত চাওক) কিন্তু মূৰৰ খোলাৰ পৰা তেজ ওলাই থাকে।

চিকিৎসা

- ১। আঘাটৰ ওপৰত পৰিস্কাৰ গজ (জোখত কাটি লোৱা পাতল বিশেষ ধৰণৰ কাপোৰ) দি তেজ ওলোৱা বন্ধ কৰক। হেঁচা দিব পাৰে। যিহেতু তেজ চলাচল কৰা সিৰা মূৰৰ খোলাতে থাকে সেয়ে এই অংশৰ পৰা বেছিকে তেজ ওলাব পাৰে। বন্ধক্ষণৰ সাধাৰণতে চাপ দি ৰোধ কৰিব পাৰি।
- ২। আঘাট পোৱাজনক ডাক্তৰৰ ওচৰলৈ নিয়ক।


ডিঙি বা ৰাজহাঁড় ভঙাৰ লক্ষণবোৰ :

- ১। ডিঙি বা পিঠিৰ বিষ।
- ২। ডিঙি বা মূৰৰ অস্বাভাৱিক অৱস্থান।
- ৩। বাহু, হাত, ভৰি আদি শৰীৰৰ বিভিন্ন অংশ অসাৰ, দুৰ্বল, জঠৰ আদি হোৱাৰ অনুভৱ হয়।

চিকিৎসা

- ১। প্ৰধান লক্ষণসমূহ পৰীক্ষা কৰক, যদি প্ৰয়োজন হয় হাদবন্ধ পুনৰ কাৰ্য্যক্ৰমকৰণ কৰক।
- ২। মানুহজনক লৰচৰ কৰিব নোৱাৰাকৈ স্থিৰভাৱে ৰাখক। মানুহজন যদি সচেতন হৈ আছে, তেওঁক মূৰ আৰু ডিঙি লৰচৰ কৰিব নিদিব। যি ধৰণে পৰি আছে তেনেকৈয়ে থাকক। ডিঙিৰ পিছফালে সাৰধানে ধৰি পেজেৰে (ডাঠকে লোৱা তুলা) সৈতে সৰু কিতাপ বা আন স্থিৰকৈ ৰাখিব পৰা বস্তুৰে মেৰিয়াই মূৰৰ সৈতে বাঞ্ছি দিয়ক।
- ৩। যদি মানুহজনক জুই, বিস্ফেৰণ আদি শংকাজনক অৱস্থাৰ পৰা আঁতৰাৰ লগা হয় তেতিয়া মূৰ আৰু কামিহাঁড়ত দুখ নোপোৱাকৈ আঁতৰাৰ লাগিব। এনে অৱস্থাত চাঞ্চি, চেপেটা কাঠ বা চেপেহা বাঁহ ব্যৱহাৰ কৰি মূৰ আৰু কামিহাঁড় পোনকৈ ৰাখি আন ঠাইলৈ নিব পাৰি। যদি এইবোৰ পোৱা নায়াৰ, তেনেহ'লৈ (ছবিত দেখাৰ দৰে) এখন কস্বলৰে পোনকৈ ৰাখি আন ঠাইলৈ নিব পৰা যায়। সকলো সময়তে মূৰ আৰু ৰাজহাঁড় বন্ধ পৰাটোত শুক্ৰ দিব লাগিব।

২১ নং ছবি



২২ নং ছবি



(দুর্গতজনক দুষ্টিনাস্ত্রলীর পরা আঁতর করিব লগ্যা হলৈ, একে নাথাকিলে কম্বল খখনেরে টানি নিব পাৰে। কম্বলো নাথাকিলে নিজৰ বাহৰে পিছফালৰ পৰা ধৰি চোঁচবাই নিব পাৰি।

পিঠি আৰু ডিঙিৰ আঘাতপ্ৰাণু বুলি সন্দেহ হোৱা ব্যক্তিজনক লৰচৰ কৰিব নোৱাৰাকৈ টাৱেল বা স্কাৰ্ফেৰে ডিঙিত মেৰাই দিব লাগে। পিটিফালে চেপেটা কাঠ, চেপেটা বাঁহ বা আন কোনো চেপেটা টান বস্তৰে সেতে বাঞ্চি দিব লাগে।



২৩ নং ছবি

পঞ্চম অধ্যায়

বক্রক্ষৰণ

প্রাথমিক চিকিৎসা

- ১। ২০ মিনিটমান সময় ধৰি বাখিব পৰাকৈ ক্ষতস্থানত চাপ দি কপাহ আৰু পাতল কাপোৰেৰে বাঞ্চি দিয়ক।
- ২। যদি ক্ষতস্থানত আয়না বা আন কিবা বস্তু লাগি থাকে, চাপ দিওঁতে কাষত দিব।
- ৩। যদি হাত ভঙ্গ নাই আৰু হাঁড়ৰ জোৰা লৰা নাই বুলি নিশ্চিত হ'ব পৰা যায়, তেতিয়াহ'লে ঠাইডোখৰ দাঙি চাপ দিব পাৰি। ই তেজ বন্ধ হোৱাত সহায় কৰে।

- ৪। যদি তেজ ওলায়ে থাকে, পরোক্ষভাবে চাপ দিব লাগে। চাপবিন্দুর ধরনীত চাপ দিয়ক (প্রাথমিক চিকিৎসাত অভিজ্ঞ ব্যক্তিগুলোহে এই কাম করা উচিত, নহ'লে বিপদ হ'ব পাবে)।
- ৫। যিমান পারি সিমান সোনকালে ক্ষতস্থান ড্রেচিং করক বা পরিষ্কার কাপোরেবে বান্ধি দিয়ক।
- ৬। গুরুত্ব ক্ষতস্থান (ধৰক আঙুলি এটা) ভালদৰে বান্ধি লৈ প্রয়োজন সাপোকে বৰফৰ মাজত বাখি (ক্ষতস্থান বৰফৰ সৈতে পোনপটীয়া সংস্পর্শলৈ আহিব নিদিব) দুর্ঘটনাগ্রস্থ সকলৰ চিকিৎসা বিভাগলৈ পঠাব।

ষষ্ঠ অধ্যায়

পোৰা

জুই, গৰম পনীয়া পদাৰ্থ, ভাপ, সূৰ্য্য, বাসায়নিক পদাৰ্থ আৰু বিদ্যুতৰ দ্বাৰা জ্বলন সংঘটিত হয়। পোৰাৰ উৎস কি আৰু আঘাট কিমান গভীৰ সেইয়া চাইহে - উপযুক্ত প্রাথমিক চিকিৎসা কি দিব পাৰি- ঠিক কৰা হয়। পোৰাৰ গভীৰতা, শৰীৰৰ কিমান, অংশ পুৰিছে তাক চাই ভাগ কৰা হয়।

১ ম পৰ্যায় শৰীৰৰ বহিঃত্বক পোৰা : ছালৰ বাহিৰ ভাগত পোৰাটো বুজায়। ছালখন ৰঙ আৰু কোমল হয়। পানীজোলা নবন্ধাকৈয়ে উথহি উঠিব পাবে।

২ য পৰ্যায় বহিঃত্বক লগতে অন্তঃভাগ পোৰা : ছালৰ বহিঃভাগৰ লগতে ভিতৰফালেও পোৰা বুজায়। ছাল ৰঙ পৰা কোমল হোৱা, বিষ হোৱাৰ লগতে পানীজোলাও দেখা যায়। যদি পোৰা ঠাইডোখৰ বৰ বহল নহয় আৰু কোনো বৰণৰ সংক্ৰমণ নঘটে তেতিয়া এই ধৰণৰ পোৰা বৰ গুৰুত্ব নহয়।

৩ য পৰ্যায় ছালৰ গভীৰলৈ আৰু ভিতৰলৈ কলা (টিচু) পৰ্যন্ত কৃতি হোৱা : ছালৰ বাহিৰ গোটেই অংশ আৰু ভিতৰৰ কলা পৰ্যন্ত পুৰি কৃতি কৰা বুজায়। ছালখন পুৰি কলা বা বগা হ'ব পাবে, চামৰাব দৰে ঠৰঙা যেন অনুভৱ হ'ব পাবে। যদিও এই ধৰণৰ পোৰা বৰ গুৰুত্ব হয়, তথাপি আহতজনে বিষ অনুভৱ নকৰে, কাৰণ স্নায়ুবোৰ ইতিমধ্যে নষ্ট হৈ কাম কৰিব নোৱাৰা হয়।

- ১। ৰ'দত পোৱাকে ধৰি সকলোধৰণৰ বহলভাৱে পোৱা।
- ২। হাত, মুখ আৰু জনন সম্বন্ধীয় অংগৰ ২ - ৩ ইঞ্চিৰ ব্যাসত ক্ষতি বেছি হোৱা।
- ৩। ওয় শ্ৰেণীৰ সকলো ধৰণৰ জ্বলন (আকাৰ যিয়েই নহওক)।

গৌণ দাহন

ছালৰ ওপৰফালে ৰ'দে পোৱা, আৰু যিকেনো গৰম বস্তুৰ দ্বাৰা পোৱা ভেই যোৱাবোৰক গৌণ দাহন বুলি ধৰা হয়।

১ ম পর্যায় দাহন

- ১। পোৱা ঠাই টুকুৰাত ঠাণ্ডা পানী উপচি যোৱাকৈ ঢালি দিৰ।
- ২। পোৱা ঠাই টুকুৰা ভালকৈ পৰিস্কাৰ কৰক। এচপিৰিন নাইবা তেনেধৰণৰ বেদনা নাশক মলম ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে এনে ক্ষেত্ৰত ডাক্তাৰী চিকিৎসার প্ৰয়োজন নাই।

২ য পর্যায় দাহন

- ১। চাৰোন পানীৰে ক্ষতস্থান ভালকৈ ধুই দিয়ক। বীজানুমুক্ত কপাহ বা পাতল কাপোৰেৰে পোৱা অংশ বান্ধি দিয়ক।
- ২। মলম, তেল, মাখন বা আন ঘৰৰা নিৰাময় দ্রব্য ব্যৱহাৰ নকৰিব।
- ৩। পানী জোলাবোৰ ভাঙিলে সংক্ৰমণ হোৱাৰ ভয় থাকে। পানীজোলা ভাঙি সংক্ৰমণ ঘাটিলে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

গুৰুত্বৰ দাহন

- ১। জুই বা আন যি বস্তুৰে আক্ৰান্তজনক ক্ষতি কৰে, সেই বস্তুৰোৰৰ ওচৰৰ পৰা আক্ৰান্তজনক আঁতৰাই আনিব লাগে। জুইশিখা, ৰাসায়নিক দ্রব্যবোৰ ছালৰ পৰা খুব বেছি পানী ঢালি আঁতৰাই দিব।

- ২। দুর্গতজনৰ গাত কাপোৰ লিপিতখাই লাগি ধৰিলে, মাটিত শুৱাই দিয়ক। জুইশিখাৰোৰ পানীৰে নুমাই দিয়ক নহলে কম্বল বা কোটেৰে ঢাকি লাহে লাহে বেগৰাই দিয়ক। দুর্গতজনক দৌৰি যাবলৈ নিদিব। দৌৰিলৈ জুইশিখাৰোৰ বতাহ লাগি বেছিকে জুলিব আৰু শৰীৰৰ মুখ আদি অংশলৈ বিয়পি পৰিব।
- ৩। সকলো ধৰণৰ ডাঙৰ ২য় পর্যায়ৰ দাহনত ডাঙৰী চিকিৎসাৰ দৰকাৰ। ক্ষতস্থান বেছি হলে বা বেছিকে পোৰাৰ বাবে উশাহ নিশাহ সঞ্চালন আৰু ক'বৰাত খুন্দা খোৱা আদি কথাবোৰ পৰীক্ষা কৰি সেইমতে চিকিৎসা দিব।
- ৪। ছালৰ উত্তাপ স্বাভাৱিক অৱস্থালৈ আনিবলৈ ঠাণ্ডা পানী ঢালি দিব পাৰে, বেছি সময় দিলে শৰীৰ বেছি ঠাণ্ডা হৈ যাব পাৰে।
- ৫। দুর্গতজনক চিলাকৈ কাপোৰেৰে মেৰাই জৰুৰী চিকিৎসা বিভাগলৈ যাওঁক।
- ৬। দুর্গতজনৰ শৰীৰত লাগি ধৰা পোৱা কাপোৰ আঁতৰাবলৈ চেষ্টা নকৰিব আৰু কোনোধৰণৰ মলম বা ঔষধ ব্যৱহাৰ নকৰিব।
- ৭। শৰীৰৰ ৰস কমা, হাঁওফাঁওৰ জটিলতা, সংক্ৰমণ আদি হোৱাতো বিপদজনক কথা, সকলো গুৰুত্বৰ দাহনত ভোগা দুর্গতজনক, বিশেষ ধৰণৰ পোৱা চিকিৎসা কৰা সুবিধা থকা চিকিৎসালয়ত চিকিৎসা কৰোৱা উচিত।

সপ্তম অধ্যায়

বৈদ্যুতিক জোকাবণি (শ্঵েক)

বিজুলী, দেৰেকণিৰে সৈতে ধুমুহা আহি থকাৰ সময়ত যদি কোনো মানুহে উচ্চ বিজুলী শক্তিসম্পন্ন তাৰ স্পৰ্শ কৰে, তেওঁৰ শৰীৰত তড়িৎ প্ৰবাহ হ'ব পাৰে। একেটা বজ্রপাতে ৩০ মিলিয়ণ গতিত বিদ্যুৎ প্ৰবাহ কৰে, অৰ্থাৎ ঘৰত ব্যৱহাৰ কৰা সাধাৰণ বিজুলী প্ৰবাহতকৈ ২৫০,০০০ বাৰ বেছিকে গতি কৰে। জুলাই মাহটো বিজুলী দেৰেকণিৰ কাৰণে বিপদজনক।

(বৈদ্যুতিক জোকাবণি খোৱা মানুহক উদ্ধাৰ কৰিবলৈ যাওঁতে সাৰধান হ'ব লাগে, নহলে নিজেই প্ৰবাহৰ বলি হ'ব লগা হয়।)

যদি এজন মানুহে উচ্চ শক্তি সম্পন্ন বিজুলীৰ দ্বাৰা জোকাবণি খায়

- ১। মানুহজনক তাঁরডালৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা নকৰিব, বৰং ২০ ফুট
মান দূৰত থাকিব।
- ২। বিজুলী তাঁৰ বিদ্যুৎ প্ৰবাহ সোঁত বন্ধ নকৰাটকে মানুহজনক বিজুলী সোঁতৰ
উৎসৱ পৰা আঁতৰ কৰিবলৈ চেষ্টা নকৰিব।
- ৩। বৈদ্যুতিক সোঁতৰ উৎসৱ পৰা মানুহজনক আঁতৰ কৰোঁতে শুকান বাঁহ বা
আন সোঁত প্ৰবাহিত হ'ব নোৱাৰা কাঠ বা বৰবৰ ব্যৱহাৰ কৰিব। মানুহজনক
বাহু বা ভৱিত শুকান বচি বা কাপোৰৰ ফাঁচ লগাই (দূৰৰ পৰা দলিয়াই)
তাঁৰ ওচৰৰ পৰা টানি আনাটো সহজ হ'ব পাৰে।
- ৪। শুকান কাপোৰ, শুকান হাতমোজা আৰু শুকান হাত ব্যৱহাৰ কৰক।
আঁতৰৰলৈ চেষ্টা কৰাৰ আগতে উদ্বাৰকাৰীজন কাগজ/কিতাপৰ দশ এটা
বা বৰকৰ দুবাবদলিত পৰা কাঠ এখনৰ ওপৰত থিয়া হৈলৈ। নহলে আপোনাৰ
শৰীৰেও বৈদ্যুতিক জোকাৰ খাৰ।
- ৫। বুকুৰ স্পন্দন আৰু উশাহ-নিশাহ নাথাকে পৰীক্ষা কৰক। হাতৰ মনিবন্ধ, বুকুৰ
আৰু কানৰ লতিৰ তলৰ ফালে স্পন্দনো আনুভূত কৰিব। উশাহ লোৱাৰ সময়ত
বুকুৰ উঠা নমা ঘন কৰক।
- ৬। যদি বুকুৰ স্পন্দন বা উশাহ-নিশাহ নাথাকে লগে লগে হৃদযন্ত্ৰ পুনৰ উজ্জীৱিত
কৰল আৰু যদি স্পন্দন থাকে কিন্তু উশাহ-নিশাহৰ লক্ষণ দেখা নাযাহ
তেতিয়া তৎক্ষণাত কৃতিগতাৰে উশাহটো লোৱাৰলৈ চেষ্টা কৰক।

বিজুলী প্ৰবাহৰ দ্বাৰা আক্রান্ত লোৱাৰ ক্ষেত্ৰত

- ১। চুইচ তফু কৰি বিজুলীসোঁতৰ সৰবৰাহ বন্ধ কৰক।
- ২। বিদ্যুতৰ লগত স্পৰ্শ হৈ থকা মানুহজনক স্পৰ্শ নকৰিব।
- ৩। যদি মানুহজনক টানি আনিব নোৱাৰি, তেতিয়া এখন বোৰ্ড, কাঠৰ লাঠি,
বচি বা আন অপৰিবাহী বস্তুৰে দুৰ্গতিজনক টানি বৈদ্যুতিক সোঁতৰ উৎসৱ
ওচৰৰ পৰা দূৰলৈ লৈ আনিব।

- ৪। আপোনাৰ হাত ভৰি শুকান হৈ আছেন? আপুনি শুকান ঢাইত গিয হৈ
আছেন? নিৰ্বিচৃত হওক।

- ৮। দক্ষের স্বামীরা আবু উমাইয়া নিশাচর পরিষেবা করেন।

卷之三

ତାରିଖ ଅନୁଷ୍ଠାନିକ ପରିମାଣ

द्यावे आमार शबीरव स्वाभाविक शांताप नियन्त्रकव काम किवे शबीरव पराइ दितेचे घास उलाहि आहे, सेऱे ई शबीर थाणा वावे। खुल देहि गदम वा सेनेवा दिनत आमार शबीरव॒ स्वाभाविक शीताप नियन्त्रक प्रतियावेव काम नववा इव। तेवे अवस्था आमार शबीरव उत्ताप विपद्दर्मालेके दाढि याव। एनेकुला तले रागऱ्याहि वा तापांतिघात होवा धनि कव, यितो जीवनव कावणे विपद्दत्तक।

‘ত পঞ্চান্তিৎ সন্ধিকে লগ্নে লগ্নে বাতে। পরীক্ষা আৰু লোগ শব্দীদৰ কথায়ে তত্ত্ব দেখাব।’ বলোক, পৰিষম বা শৰীৰৰ বেঁচি হৈলা কৰ কৰিবলৈ ক'বলৈ আলৈল দেখু আৰে মানুই বেঁচি রেচিঁছাই গোৱা। গুৰু দেহৰে সৈতে কৰাব আপৰাই ছাই তেওঁৰে অৱশ্যিক পিছো খুন দৰ্শিয়া পদার্থ কৰিব আৰু তাপটোত্তী ই কৈ কৈ হৃষি শব্দীৰ বাপৰ মণ্ডল কলু কৈ কৈ হৃষি হয়।

ରୁପହାର୍ତ୍ତର କିଛିବାନ ଲକ୍ଷ୍ମୀ ଗାନ୍ଧୀ, ଶ୍ରୀ ପାଟେଜ୍, କାଠାର୍ମ୍ଭାବୁ ଓ ଦୂରପାତ୍ର
ମୁଦ୍ରଣ ହତାନ୍ତର ମେଟ୍, କାନ୍ଦିଲାର୍ମ୍ଭାବୁ ଓ ଉତ୍ତର ମୁଦ୍ରଣ, ପ୍ରକାଶକ, ଅନ୍ତର୍ଜାଲ
ଲାଇସେନ୍ସି ଦ୍ୱାରା ମିଳିଏଇବାକୁ ପରିଚାରିତ କରିବାକୁ ପରିଚାରିତ କରିବାକୁ ପରିଚାରିତ କରିବାକୁ

ର ପାତିଥାର ଟେଲାରେ ଇହ ଉଦ୍‌ଦେଶ୍ୟ କାମପ ଆଗୁନାନ୍ଦିତିରେ ଗୋଟିଏ କିମ୍ବା ସମ୍ଭବ
ଆଶୀର୍ବଦକ ଶୈତାନପ ନିଷ୍ଠକ ଉତ୍ତରାର୍ଥ ଟେଲାରେ ମନ୍ଦିର କଥା ଶବ୍ଦର ଜାଗରୁକ ପଦରେ
ଦାରେ ଯୁଦ୍ଧିତିରୁକୁ ଅବଶ୍ୟାବ ସହିକ ହୁଏ ।

তা'পাত্রিদ' হৈল লক্ষণের পঁ উচ্চ শিখাতে, মূর্ছা, শুকান, ঢালি বঢ়াপুরা, ঘুঁট গোলোক, উচ্চ উশাত লোৱা, পদ্মনবর গাঁও থৰা হোৱা, আৰু কৈ পেছ দুৰ্ক উশাত দেৱা, আৰু পদ্মনবর গাঁও কৰি যোৱা, ভুল বৰা, কুণ্ডি উষা, তোকাৰ খাই উষা আৰু চৰ্তনি হৈক পুৰু তাদিবৰে প'র্পাত্রিদ' হৈল লক্ষণ।

প্রতিরোধ উপায় -

- ১। বেছি বন্দত থাকিব নালাগে।
- ২। বন্দত থকাব সময়ত সারধান হ'ব লাগে। তাপক্রান্তির প্রথম দেখা দিয়া লক্ষণসমূহ বন্দত বেছি সময় থাকিলে বাঢ়ি শরীরের পরা তাপমাত্রা বটাই তুলিব।
- ৩। ঘাম শুহি ল'ব পরা কপাহী, চিলা সাজ পিণ্ডিব লাগে।
- ৪। প্রস্তুর হালধীয়া হ'ল - প্রচুর পরিমাণে পনীয়া বস্তু খাব লাগে, তেতিয়া ঘামত ওলাই ঘোরা শরীরের পানী ভাগ পূরণ হ'ব। শরীরের পানীভাগ পূরণ করিবলৈ পিয়াহ লগাটোৱেই বিশ্বাসযোগ্য বা যথেষ্ট নহয়।
- ৫। ঘাম বেছি ওলাই থাকিলে পানী বা নিমখ মিহলোৱা পানী খুৱাব লাগে ($\frac{1}{2}$ গিলাছ পানীত চামুচ মিহলাব)।
- ৬। কিছুমান মানুহে বেছি ঘামে, এনে মানুহে বন্দ আৰু সেমেকা দিনত বেছি পনীয়া বস্তু খাব লাগে।

শরীরের তাপমাত্রা কমোৱা

- ১। গছৰ তল, ভিতৰৰ ঠাণ্ডা ঠাইলৈ মানুহজনক লৈ যাওক; মূৰৰ তুলনাত ভৰি দুখন ওখকৈ বাখিব।
- ২। পিণ্ডি থকা কাপোৰ অঁতৰাই ভিজা, ঠাণ্ডা কাপোৰেৰে মেৰাই দিয়ক। টারেল বা আন কোমল কাপোৰ ঠাণ্ডা পানীত তিয়াই মানুহজনৰ গাটো মচি দিয়ক নাইবা ঠাণ্ডা পানী অলপ অলপকৈ ছাটিয়াই দিয়ক।
- ৩। বিচনীৰে বিচি দিয়ক।
- ৪। ডিঙি, কাষলতিৰ তল, কৰঙলৰ চুবা আদি ঠাইত বৰফৰ টোপোলা কৰি ঠাণ্ডা হেঁচা দিয়ক।

নবম অধ্যায়

পানীত ডুবা

দ্রষ্টব্য- পানীত ডুবা এজনক বক্ষা কৰাটো বিপদজনক কথা। পানীত ককবকাই থকা এজন মানুহক, সাঁতুৰি গৈ বক্ষা কৰিবলৈ যোৱাৰ আগতে অৱস্থাতো বুজি ল'ব লাগিব। বহুতো মানুহে সাহস কৰি পানীত ডুবা এজনক বক্ষা কৰিবলৈ গৈ নিজেই ডুবে, তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত নহয় আৰু অৱস্থাটোৰ গুৰুত্বটো ভালৈকে অনুধাৰণ কৰিব নোৱাৰে।

- ১। পানীৰ পৰা নিৰাপদে দুর্গতজনক তুলি আনক।
- ২। যদি মানুহজন অচেতন হৈ আছে, উশাহ-নিশাহ বা বুকুৰ স্পন্দন নাই, হৃদযন্ত্ৰৰ কাম সক্ৰিয় কৰক।
- ৩। যদি দুর্গতজনক উশাহ-নিশাহ আৰু বুকুৰ স্পন্দন ঠিক থাকে, তেওঁক আৰোগ্য কৰাৰ ব্যৱস্থা কৰক।
- ৪। মানুহজনৰ গাৰ পৰা ঠাণ্ডা, ভিজা কাপোৰ খুলি দিয়ক। গৰম কাপোৰেৰে ঢাকি দিয়ক যাতে অস্থাভাৱিক ভাৱে কমি যোৱা শৰীৰৰ উত্তাপ বাঢ়ি আহে।
আৰোগ্য কৰাৰ চেষ্টা

অচেতন বা অৰ্দ্ধচেতন অৱস্থাত থকা মানুহ এজনক উশাহ লোৱাৰ সহায়; নাক আৰু ডিঙিৰ পৰা পানী উলিয়াই দিয়া আদি কামৰ জৰিয়তে আন সহায়কাৰী অহালৈ অপেক্ষা কৰি থকাৰ লগতে অচেতন বা অৰ্দ্ধচেতন মানুহৰ সুস্থ অৱস্থালৈ আনিবলৈ যত্ন কৰক।

দশম অধ্যায়

বিষাক্ত দ্ৰব্যসেৱন

আন যিকোনো আঘাত পালে যি ধৰণে প্ৰাথমিক চিকিৎসা দিয়া হয়, তেনেবোৰকে বিষ সেৱন কৰা মানুহকো দিব পাৰি।

১। প্রথমতে প্রধান লক্ষণ উশাহ-নিশাহ আৰু বুকুৰ স্পন্দন পৰীক্ষা কৰিব লাগিব। যদি উশাহ-নিশাহ বা স্পন্দন ঠিকমতে পোৱা নাযায় তেনে অৱস্থাত হৃদযন্ত্র পুনৰ উজ্জীৱিত কৰিব লাগিব আৰু ওচৰতে থকা জৰুৰী চিকিৎসা ব্যৱহাৰ থকা ঠাইলৈ লৈ যাব।

(যদি আপুনি ডাক্তাৰী সহায় পাৰ পৰা ঠাইৰ পৰা দূৰত আছে-তলত দিয়া নিৰ্দেশ সমূহ প্ৰয়োগ কৰিব লাগিব) কি বিষ খালে, তাক প্রথমতে নিৰ্ণয় কৰিব লাগিব। যদি ওচৰত কোনো বটল বা আন প্ৰমাণ দেখা নাযায় তেতিয়া মুখখন পৰীক্ষা কৰিব লাগিব। মুখৰ ভিতৰত পোৱা দাগ দেখিলে এচিদি আৰু খাৰজাতীয় বস্তু বুলি জানিব। পেট্রলিয়াম বা তেনেধৰণৰ দ্রব্য ব্যৱহাৰ কৰিলে শুঙ্গি চালে বুজিব পৰা যায়।

২। পানী বা গাখীৰ খাবলৈ উপদেশ দিয়া হয়। এনে কৰিলে ভিতৰলৈ যোৱা বহুতো বস্তু পাতল হৈ ঢেককমি যায়। যদি মানুহজনে ঢোক গিলিব পাৰে, তেতিয়া পানী খোৱালে এচিদি বা খাৰ হজম হৈ যায়।

৩। খোৱা বস্তুটো যদি ঔষধ, উদ্বিদ, কীটনাশক বস্তু বা আন কোনো বিষাক্ত গুণ থকা পদাৰ্থ হয় আৰু ইতিমধ্যে হজম হৈ গৈছে-তেতিয়া বমি কৰাবলৈ চেষ্টা কৰক।

৪। ডিঙিৰ ভিতৰফালে সুৰসুৰাই দি আৰু নিমখ পানী খুৱাই বমি কৰাবলৈ চেষ্টা কৰিব।

(ডাঙৰ চামুচেৰে নিমখ এগিলাচ পানীত ঘুটি লব)

জোৰকৈ বমি কৰাবলৈ চেষ্টা নকৰিব যদিহৈ

১। কি বস্তু খালে জনা নাযায়।

২। এচিদি বা খাৰজাতীয় বস্তু বুলি সন্দেহ হয়।

৩। পেট্রলিয়াম জাতীয় বস্তু বমি কৰি উলিয়াবলৈ চালে ই হাওঁফাঁওত গৈ বাসায়নিক নিউমোনিয়াৰ সৃষ্টি কৰিব।

৪। মানুহজন বেমাৰত ভোগী থকা হয়, অচেতন বা চেতনা হেৰুৱাৰ উপক্ৰম কৰে।

৫। দুর্গতজন যদি এবছৰতকৈ কম বয়সীয়া হয়।

একাদশ অধ্যায়

সর্পদংশন

সকলো সাপে দংশন কৰিলেই বিষ নোলায়। সাপে খোটা ঠাই টুকুৰাত যদি বিষদাঁতেৰে কৰা সক ফুটা দেখা যায়, তেতিয়া বিষ আছে বুলি ধৰিলে কাম কৰি যাব।

যমান পাৰি সোনকালে সাপৰ বিষ উপশমকাৰী ঔষধ প্ৰয়োগ কৰিব। এজন সাপে খোটা মানুহক হস্পিতাললৈ নিয়াটো অতি দৰকাৰ।

প্রাথমিক চিকিৎসা

- মানুহজনক অভয় দান কৰক আৰু যমান পাৰি সোনকালে ওপৰলৈ মুখ কৰি শুৱাই দিয়ক।
- ক্ষতস্থান ফুলি উঠিব পাৰে, আঙুষ্ঠি বা চাপ থাব পৰা বস্তু থাকিলে ঝুলি পেলাব লাগে। ক্ষতস্থান টুকুৰা যাতে লৰচৰ কৰিব নোৱাৰে, তাৰ বাবে এটুকুৰা পাতল কাঠ লৈ চিলা কৰি বান্ধি দিয়ক।
- ক্ষতস্থান টুকুৰা (**stricken limb**) বুৰুৰ তলত বাখক।
- ১৫-৩০ চেকেণ্ড ভালকৈ তেজ ওলাৰলৈ দিব লাগে।
- চাৰোন আৰু পানীৰে ঠাই টুকুৰা ধুই দিব আৰু সোনকালে বীজাণুমুক্ত কৰিবলৈ বেটাডিন/চেভলন লোচন ব্যৱহাৰ কৰিব।
- ক্ষতস্থানৰ পৰা যমান সোনকালে পাৰি বিষখিনি সোহা মাৰিবা চেপি উলিয়াই আনিব লাগে। মুখেৰে শোহা মাৰি (ডেক নিগিলাকে) বিষখিনি উলিয়াই থুৱাই দিব লাগে। তাৰ পিছত মুখ কুলকুলি কৰি ধুই দিয়ক। যদি আপোনাৰ মুখত কটা বা ফটা থাকে, তেতিয়া বিষা শোহা মাৰিব নাযাব।
- যমান সোনকালে সন্তুৰ সিমান সোনকালে চিকিৎসালয় বা জৰুৰী সেৱাৰ ব্যৱহাৰ থকা ঠাইলৈ দুর্গতজনক লৈ যাওক। **Anti-venom serum** ব্যৱহাৰ কৰাই হৈছে একমাত্ৰ আৰোগ্যৰ উপায়।

বিষাক্ত সাপে খুটিলে কি কি কৰিব নালাগে।

- ১। চিকিৎসকৰ পৰা সংকেত নোপোৱালৈকে একো খাব নালাগে। (পানীও)
- ২। কষ্টকৰ শাৰীৰিক কামত হাত নিদিব।
- ৩। সাপে খুটিওৱা স্থানত ৱ্লেডৰ দ্বাৰা কটাছিঙা নকৰিব।
- ৪। বেল্ট, নেকটাই, জৰী বা বচি আদিৰে হেঁচা পৰাকৈ বাঞ্ছ নিদিব।
- ৫। যিটো সাপে খোঁটে তাক বিচাৰি, মাৰিবলৈ চেষ্টা কৰি সময় নষ্ট নকৰিব।
- ৬। গৰম বা ঠাণ্ডা সেক প্ৰয়োগ নকৰিব।

কুকুৰে কামোৰা

জলাতংক আৰু সংক্ৰমণ ৰোধ কৰিবলৈ কুকুৰে কামোৰাৰ ক্ষেত্ৰত প্রাথমিক চিকিৎসা দি অতি সোনকালে চিকিৎসা কৰিব লাগে।

- ১। এখন পৰিষ্কাৰ কাপোৰ বা ঝুমাল লৈ ক্ষতস্থানত লাগি থকা লালটি মচি আনিব লাগে। মচি অনা লালটি ওচৰত বাখিব নালাগে।
- ২। প্ৰচুৰ পানী আৰু চাবোনেৰে ক্ষতস্থান ভালকৈ ধূব লাগে।
- ৩। শুকান বীজাণুমুক্ত পৰিষ্কাৰ কাপোৰেৰে ক্ষতস্থান ঢাকি দিব লাগে।
- ৪। অতি সোনকালে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিব লাগে।

মূর্চা ঘোৱা

অলপ সময়ৰ কাৰণে চেতনা হেৰুৱাকে মূর্চা ঘোৱা বোলে।

মূর্চা ঘোৱা আৰু ঘাৰলৈ ধৰা কোনো মানুহৰ ক্ষেত্ৰত কৰিব লগা আৰু নলগা কাম -- কৰিব লগা

- ১। ঢলি পৰাৰ আগতে মানুহজনক ধৰক।
- ২। মূৰটো পিছফালে হলাই মানুহজনক শুৱাই ভৰি দুখন ৮-১২ ইঞ্চিলৈ উঠাই দিয়ক। এইদৰে ভৰি উঠাই দিলে তেজৰ সোঁত মগজুলৈ ঘাৰ। যদি কোনো

প্রাথমিক চিকিৎসার হাত পুঁথি

- এজন মানুহ মূর্চা যোরার উপক্রম হৈছে তেতিয়া তেওঁক ভালকৈ শুবাই দিয়ক, তেনে কবিলে চেতনা নেহেৰুৱাৰ।
- ৩। দুর্গতজনৰ মূৰটো কাতি কবি দিয়ক যাতে জিভাখন ডিঙিত লাগি নথৰে।
 - ৪। পিঙ্কা কাপোৰ ঢিলা কবি দিয়ক।
 - ৫। দুর্গতজনক মুখ আৰু ডিঙি তিতা; সেমেকা টাৱেলেৰে মচি দিয়ক।
 - ৬। যদি চাৰিওফালে পৰিবেশ ঠাণ্ডা হৈ থাকে, দুর্গতজনক গৰমত বাখক।
কৰিব নলগাৰ।
 - ১। যিজন এইমাত্ৰ মূর্চা গৈছে তেওঁক চাপৰ নামাৰিব, লৰাই নিদিব।
 - ২। যেতিয়ালৈকে সম্পূৰ্ণ সচেতন নহয়, তেতিয়ালৈকে দুর্গতজনক কোনো বস্তু (আনকি পানীও) খাবলৈ নিদিব।
 - ৩। শাৰীৰিক দুৰ্বলতা কমি নোয়োৱালৈকে মূর্চা যোৱা মানুহক উঠাব নালাগে।
কেইমিনিটমান তেওঁক লক্ষ্য কৰক যাতে পুনৰ মূর্চা নাযায়।

নিজৰ যত্ন/প্রাথমিক চিকিৎসা

মূর্চা যোৱাৰ নিচিনা অনুভৱ হ'লৈ-

- ১। বহি যাওক, আগলে হালি পৰক, নিজৰ আঠুদুটাৰ মাজত মূৰটো বাখক।
- ২। শুই পৰক, দুই ভৰি ৮ - ১০ ইঞ্ছিলৈকে ওখ কৰি থাওক।

সাবকথা

প্রত্যেক সক্ষম মানুহে জীৱন বক্ষাৰ মূল কৌশলবোৰ জনা উচিত। জৰুৰী অৱস্থাত প্রাথমিক চিকিৎসার নিয়মবোৰে প্রায়ে মানুহৰ জীৱন বক্ষা কৰে। বহুতো ক্ষেত্ৰত কি কি উপায় অৱলম্বন কৰিব লাগে জনাৰ লগতে কি কি কৰিব নালাগে জনাটোও অতি প্ৰয়োজনীয় কথা। লগতে পৰিয়ালৰ প্রত্যেকজনে ফোনত জৰুৰী চিকিৎসা সোৱাক কেনেকৈ মাত্ৰিব লাগে - - জানিব লাগে।

এই ভাগটোৱে প্রাথমিক চিকিৎসার প্ৰধান নিয়মবোৰ আৰু প্ৰতিযেধক কৌশলবোৰ এখন নক্ষা আৰ্কিছে। বিভিন্ন জৰুৰী অৱস্থাত যিবোৰ পৰিস্থিতি উত্তৰ হয় - - সকলোকে ইয়াত সামৰিবলৈ বিচৰা নাই। তাৰ সলনি পাদুৱেৰ স্বাভাৱিক প্ৰয়োজন হোৱা জৰুৰী চিকিৎসা সেৱাৰ লগতে প্রাথমিক চিকিৎসার মূল নিময়বোৰ অনুধাবন কৰি মূল্যায়ণ কৰিব পাৰে তাৰ প্ৰতিহে মনোনিবেশ কৰা হৈছে। ♦♦♦